

# Press Release on the Extraordinary Virtual G20 Leaders' Summit

March 26, 2020

## বিশেষ ভাৰ্চুৱেল জি ২০ নেতাসকলৰ শীৰ্ষ সন্মিলনৰ ওপৰত প্ৰেছ বিজ্ঞপ্তি

মাৰ্চ ২৬, ২০২০

কভিড- ১৯ মহামাৰীৰ প্ৰাদুৰ্ভাৱে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা কৰিবলৈ আৰু এক বৈশ্বিক সমন্বিত প্ৰতিক্ৰিয়া গঢ়ি তুলিবলৈ ২৬ মাৰ্চ ২০২০ তাৰিখে বিশেষ ভাৰ্চুৱেল জি ২০ নেতাসকলৰ শীৰ্ষ সন্মিলন অনুষ্ঠিত হয়। ইয়াৰ পূৰ্বে, এই বিষয়টো লৈ ছৌদি আৰৱৰ যুৱৰাজৰ সৈতে প্ৰধানমন্ত্ৰীৰ টেলিফোন যোগে বাৰ্তালাপ হৈছিল। বিশেষ জি ২০ শীৰ্ষ সন্মিলন হৈছে কভিড- ১৯ মহামাৰীক লৈ বিত্ত মন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকৰ গৱৰ্ণৰসকলৰ বৈঠক আৰু জি ২০ শ্বেৰপাছৰ বৈঠকৰ এক ফল।

বৈঠকত, জি ২০ নেতাসকলে এই মহামাৰী প্ৰতিৰোধ কৰিবলৈ আৰু জনসাধাৰণক সুৰক্ষিত কৰিবলৈ সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ সন্মতি জনায়। তেওঁলোকে লগতে চিকিত্সা সৰঞ্জামৰ সৰবৰাহ, ডায়ালগষ্টিক সঁজুলিসমূহ, চিকিত্সা, ঔষধপাতি আৰু টীকাৰ জৰিয়তে কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ বিশ্ব স্বাস্থ্য সংস্থাৰ আদেশক শক্তিশালী কৰাৰ ক্ষেত্ৰত সমৰ্থন আগবঢ়ায়।

মহামাৰীৰ আৰ্থিক আৰু সামাজিক প্ৰভাৱ হ্রাস কৰিবলৈ আৰু বৈশ্বিক বিকাশ, বজাৰ স্থিৰাৱস্থা আৰু স্থিতিস্থাপকতাক শক্তিশালী কৰাৰ কাৰণে সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ সহমতত উপনীত হয়। জি ২০ দেশসমূহে কোভিড-১৯ৰ সামাজিক আৰু অৰ্থনৈতিক প্ৰভাৱৰ সৈতে মোকাবিলা কৰিবলৈ বিশ্ব অৰ্থনীতিত ৫ ট্ৰিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগ কৰিবলৈ দৃঢ়বদ্ধ। বিশ্ব স্বাস্থ্য সংস্থাৰ নেতৃত্বাধীন কোভিড-১৯ সংহত সঁহাৰি নিধিলৈ স্বেচ্ছামূলকভাৱে বৰঙণি আগবঢ়াবৰ বাবেও নেতাসকল সন্মতি ব্যক্ত কৰে।

প্ৰধানমন্ত্ৰীয়ে জি ২০ৰ এই বিশেষ বৈঠকখনৰ আহ্বান জনোৱাৰ বাবে ছৌদি আৰৱৰ ৰজাক ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে তেখেতৰ মন্তব্যত সাম্ভব্য সামাজিক আৰু অৰ্থনৈতিক ব্যয়ৰ বিষয়ে উল্লেখ কৰে। তেখেতে কয় যে বিশ্বৰ মুঠ ঘৰুৱা উৎপাদনলৈ ৪০% আৰু বিশ্বৰ মুঠ জনসংখ্যালৈ ৬০% অৱদান আগবঢ়োৱা স্বত্বেও কভিড-১৯ ত আক্ৰান্ত ৭০% আৰু মৃত্যু হোৱা ৪৪% লোক হল জি ২০ দেশৰ নাগৰিক। বৈশ্বিক মহামাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ এক বাস্তৱ কৰ্ম পৰিকল্পনা যুগুত কৰিবলৈ তেখেতে জি ২০ ৰাষ্ট্ৰসমূহক আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে বৈশ্বিক সমৃদ্ধি আৰু সহযোগিতাৰ ক্ষেত্ৰত থকা আমাৰ দৃষ্টিকোণৰ কেন্দ্ৰবিন্দু হিচাপে মানৱতাক ৰখাৰ ক্ষেত্ৰত জোৰ দিয়ে, যত চিকিত্সা গৱেষণা আৰু বিকাশমূলক পদক্ষেপসমূহ বিনামূলীয়াকৈ আৰু মুকলিভাৱে আদান-প্ৰদান কৰিব পৰা যাব। কভিড- ১৯ৰ ফলত সৃষ্টি হব পৰা

অৰ্থনৈতিক সংকটৰ প্ৰতি লক্ষ্য ৰাখি এক নতুন ব্যৱস্থাপনা প্ৰটকল মুকলি কৰা আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ দৰে সংস্থাসমূহক সৱল কৰাৰ দৰে বিষয়সমূহ প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব সহকাৰে উপস্থাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক নতুন গোলকীকৰণৰ সূচনা কৰি মানৱজাতিৰ সন্মিলিত কল্যাণ সাধন কৰাৰ কাৰণে নেতাসকলৰ প্ৰতি আহ্বান জনাই আৰু মানৱতাৰ স্বাৰ্থক উন্নতি কৰাৰ ক্ষেত্ৰত বহুপাক্ষিক মঞ্চৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰিবলৈ কয়।

শীৰ্ষ সন্মিলনৰ অন্তত, জি ২০ নেতাসকলৰ বিবৃতি জাৰি কৰা হয়, যত মহামাৰীৰ সৈতে যুঁজিবলৈ এক সমন্বিত বৈশ্বিক সঁহাৰি, বৈশ্বিক অৰ্থাৱস্থাৰ সুৰক্ষিত কৰাৰ উপায়, বাণিজ্য ব্যৱধান হ্রাস আৰু বৈশ্বিক সহযোগিতা বৃদ্ধি কৰিবলৈ পদক্ষেপ গ্ৰহণৰ আহ্বান জনোৱা হৈছে।

**নতুন দিল্লী**

**মাৰ্চ 26, 2020**

DISCLAIMER : This is an approximate translation. The original is available in English on MEA's website and may be referred to as the official press release.